

Total No. of Printed Pages—12

5 SEM TDC CHM G 1 (Both N/O)

2 0 1 6

(November)

CHEMISTRY

(General)

Course : 501

(Inorganic and Physical Chemistry)

(Both New and Old Course)

Full Marks : 64

Pass Marks : 26 (Backlog) / 19 (New Course)

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

*Write the answers to the separate Halves
in separate books*

(2)

FIRST HALF

(Inorganic Chemistry)

(Marks : 32)

1. শুদ্ধ উত্তরটো বাচি উলিওরা :

1×3=3

Select the correct answer :

(a) ${}_{14}^{27}\text{Si}$ পৰমাণুৰে এটা প'জিট্ৰন নিৰ্গত কৰিলে উৎপন্ন হোৱা মৌলটো হ'ল

Positron emission of ${}_{14}^{27}\text{Si}$ will give the element

(i) ${}_{14}^{28}\text{Si}$

(ii) ${}_{15}^{27}\text{P}$

(iii) ${}_{13}^{27}\text{Al}$

(iv) ${}_{12}^{24}\text{Mg}$

(b) 'ইথাইলইথান'য়েটক লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডৰ দ্বাৰা বিজ্ঞাৰণ কৰিলে উৎপন্ন হোৱা যৌগটো হ'ব

On reducing ethylethanoate by lithium aluminum hydride, the compound formed will be

(i) CH_3CH_3

(ii) $\text{CH}_3\text{CH}_2\text{OH}$

(iii) CH_3COOH

(iv) CH_3COCH_3

(c) কোনটো ধাতুৰ বিষক্রিয়াৰ বাবে মিনামাটা বেমাৰ হৈছিল ?

Minamata disease was caused by poisoning of which metal?

(i) Cd

(ii) Pb

(iii) Cu

(iv) Hg

2. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

2×3=6

Answer the following questions :

(a) দেখুওৱা যে তেজস্ক্ৰিয় মৌল এটাৰ অৰ্দ্ধ-জীৱনকাল মৌলটোৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ নকৰে।

Show that half-life period of a radioactive element is independent of the amount of the radioactive element.

(b) ফ'ট'গ্ৰাফীত হাইপ'ৰ ব্যৱহাৰ সম্পৰ্কে এটা টোকা লিখা।

Write a note on the use of hypo in photography.

(c) আৰ্ছেনিকৰ জৈৱৰাসায়নিক প্ৰভাৱ কি ?

What is biochemical effect of arsenic?

3. (a) অথবা (b) ৰ উত্তৰ কৰিবা :

7

Answer either (a) or (b) :

(a) (i) পেকিং ভগ্নাংশ আৰু বান্ধনি শক্তি বুলিলে কি বুজা? আৰ্গন পৰমাণু ${}^{40}_{18}\text{Ar}$ ৰ পেকিং ভগ্নাংশ আৰু বান্ধনি শক্তি নিৰ্ণয় কৰা।

2+3=5

দিয়া আছে

আৰ্গন সমস্থানিকৰ ভৰ = 39.96238 a.m.u.

প্র'টনৰ ভৰ = 1.007825 a.m.u.

নিউট্রনৰ ভৰ = 1.008665 a.m.u.

What do you mean by packing fraction and binding energy?

Calculate packing fraction and binding energy of argon atom ${}^{40}_{18}\text{Ar}$.

Given that

isotopic mass of argon

= 39.96238 a.m.u.

mass of proton = 1.007825 a.m.u.

mass of neutron = 1.008665 a.m.u.

(ii) সমস্থানিক পৃথকীকৰণৰ এটা পদ্ধতি বৰ্ণনা কৰা।

2

Describe one method of separation of isotopes.

(b) (i) নিউক্লিয়াচত থকা নিউট্রন আৰু প্র'টনৰ আপেক্ষিক সংখ্যাই নিউক্লিয় স্থিৰতাৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায়, আলোচনা কৰা।

3

Discuss how nuclear stability is influenced by the relative number of neutrons and protons in the nucleus.

(ii) চমু টোকা লিখা (যি কোনো দুটা) : $2 \times 2 = 4$

Write short notes on (any two) :

(1) নিউক্লিয় সংযোজন

Nuclear fusion

(2) তেজস্ক্রিয় সন্ধানী

Radioactive tracer

(3) কৃত্ৰিম তেজস্ক্রিয়তা

Artificial radioactivity

4. (a) তলত দিয়া যৌগসমূহৰ প্ৰত্যেকৰে এটাকৈ প্ৰস্তুত প্ৰণালী
আৰু এটা ব্যৱহাৰ লিখা (যি কোনো দুটা) : $2\frac{1}{2} \times 2 = 5$

Give one method of preparation and one
use of each of the following (any two) :

(i) নেছলাৰৰ বিকাৰক

Nessler's reagent

(ii) বগা সীহ

White lead

(iii) লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড



Lithium aluminium hydride

(iv) চ'ডিয়াম ক'বাল্টিনাইট্ৰাইট

Sodium cobaltinitrite

(b) তলত দিয়া বিক্ৰিয়াকেইটা সম্পূৰ্ণ কৰা (যি কোনো দুটা) : $1 \times 2 = 2$

Complete the following reactions
(any two) :



5. যি কোনো তিনিটা প্রশ্নৰ উত্তৰ কৰিবা : 3×3=9

Answer any *three* questions :

(a) প্রদূষক হিচাবে সীহৰ উৎস উল্লেখ কৰা। সীহৰ পৰা হ'ব পৰা বিষক্রিয়া আলোচনা কৰা। 3

Mention about the source of lead as pollutant. Discuss the poisoning effect of lead.

(b) হিম'গ্ল'বিন কি? ই কেনেকৈ অক্সিজেন পৰিবহণ কৰে? 3

What is hemoglobin? How does it transport oxygen?

(c) জৈৱিক প্ৰক্ৰিয়াত কেলছিয়ামৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। 3

Discuss the role of calcium in biological process.

(d) জৈৱিক প্ৰক্ৰিয়াত তলত দিয়া ধাতুসমূহৰ কাৰ্য উল্লেখ কৰা : 1×3=3

Mention the function of the following metals in biological system :

(i) জিংক

Zinc

(ii) ক'বাল্ট

Cobalt

(iii) ম'লিবডেনাম

Molybdenum

SECOND HALF

(Physical Chemistry)

(Marks : 32)

6. শুদ্ধ উত্তৰটো বাচি উলিওৱা :

1×3=3

Select the correct answer :

(a) অনুঘটক ব্যৱহাৰত বৃদ্ধি পোৱা ধৰ্মটো হ'ল

The use of a catalyst helps in increasing the

(i) সন্মুখী বিক্ৰিয়াৰ গতিবেগ

rate of forward reaction

(ii) বিপৰীতমুখী বিক্ৰিয়াৰ গতিবেগ

rate of backward reaction

(iii) সন্মুখী আৰু বিপৰীতমুখী দুয়োটা বিক্ৰিয়াৰ গতিবেগ

rate of both forward and backward reactions

(iv) বিক্ৰিয়াজাত পদাৰ্থৰ আপেক্ষিক পৰিমাণ

relative amount of products

(b) As_2S_3 ৰ ক'লয়ডীয় দ্ৰৱৰ বাবে সৰ্বোচ্চ আতঙ্কন ক্ষমতা-বিশিষ্ট আয়নটো হ'বFor As_2S_3 colloid, the ion having highest coagulating power is(i) PO_4^{3-} (ii) SO_4^{2-} (iii) Al^{3+} (iv) Na^+

- (c) এক উপাদান সংখ্যা-বিশিষ্ট তন্ত্ৰ এটাৰ ত্ৰিঁপাদ বিন্দুত স্বাতন্ত্ৰ্যমাত্ৰা হ'ব

For one component system, at triple point the number of degrees of freedom is

- (i) 0
(ii) 1
(iii) 2
(iv) 3

UNIT—I

7. যি কোনো এটা প্ৰশ্নৰ উত্তৰ কৰিবা :

5

Answer any one question :

- (a) পৰিবহণ সংখ্যা কি? ছিলভাৰ আয়নৰ পৰিবহণ সংখ্যা নিৰ্ণয়ৰ বাবে হিটৰ্ফৰ পদ্ধতি বৰ্ণনা কৰা। $1+4=5$

What is transport number? Describe Hittorf's method for the determination of transport number of silver ion.

- (b) (i) তুল্যাংক পৰিবাহিতা কাক বোলে? লঘুতাৰ সৈতে বিশিষ্ট পৰিবাহিতা হ্রাস হোৱাৰ কাৰণ ব্যাখ্যা কৰা।

$$1+1\frac{1}{2}=2\frac{1}{2}$$

What is equivalent conductance? Explain why specific conductance decreases with dilution.

- (ii) HCl, NaCl আৰু ClCH₂COONa ৰ অসীম লঘুতাত তুল্যাংক পৰিবাহিতা ক্ৰমে 426, 126 আৰু 90 ohm⁻¹cm⁻¹g eq⁻¹ হ'লে ক্ল'ৰ'এছেটিক এছিদৰ অসীম লঘুতাত তুল্যাংক পৰিবাহিতা নিৰ্ণয় কৰা।

2½

The equivalent conductance at infinite dilution of HCl, NaCl and ClCH₂COONa are 426, 126 and 90 ohm⁻¹cm⁻¹g eq⁻¹ respectively. Find the equivalent conductance of chloroacetic acid at infinite dilution.

UNIT—II

8. যি কোনো দুটা প্ৰশ্নৰ উত্তৰ কৰিবা :

3×2=6

Answer any two questions :

- (a) কুইনহাইড্ৰ'ন তড়িৎদ্বাৰ ব্যৱহাৰ কৰি কোনো দ্ৰৱৰ pH কেনেকৈ নিৰ্ণয় কৰিব পাৰি, বৰ্ণনা কৰা।


3

Describe how the pH of a solution can be determined by using a quinhydrone electrode.

- (b) তলত দিয়া কোষটোৰ বিদ্যুৎ বিভৱ গণনা কৰা :

3

Calculate the e.m.f. of the cell of the following :



দিয়া আছে



$$E^{\circ}_{\text{Ag}/\text{Ag}^+} = 0.80 \text{ V আৰু } E^{\circ}_{\text{Zn}/\text{Zn}^{2+}} = -0.76 \text{ V}$$

Given

$$E^{\circ}_{\text{Ag}/\text{Ag}^+} = 0.80 \text{ V and } E^{\circ}_{\text{Zn}/\text{Zn}^{2+}} = -0.76 \text{ V}$$

- (c) তলত দিয়া কোষবোৰত সংঘটিত হোৱা বিক্ৰিয়াবোৰ
লিখা : 1×3=3

Write the cell reactions of the following
cells :



UNIT—III

9. যি কোনো দুটা প্ৰশ্নৰ উত্তৰ কৰিবা : 2×2=4

Answer any *two* questions :

- (a) অৱশোষণ আৰু অধিশোষণৰ মাজত পাৰ্থক্য লিখা।

Distinguish between absorption and
adsorption.

- (b) সমসত্ত্ব আৰু অসমসত্ত্ব অনুঘটন কাক বোলে?
উদাহৰণসহ লিখা।

What are homogeneous and
heterogeneous catalysis? Give
examples.

- (c) অধিশোষণ সমতাপ কাক বোলে? ফ্রেণ্ডলিচৰ অধিশোষণ সমতাপীয় সমীকৰণটো লিখা।

What is adsorption isotherm? Write down the Freundlich adsorption isotherm equation.

UNIT—IV

10. (a) অথবা (b) ৰ উত্তৰ কৰিবা :

4

Answer either (a) or (b) :

- (a) প্ৰাৰহা নীতিটো লিখা। ছলফাৰ তন্ত্ৰৰ প্ৰাৰহা চিত্ৰ অংকন কৰি আলোচনা কৰা।



1+3=4

State phase rule. Draw and discuss the phase diagram of sulphur.

- (b) (i) তলত দিয়া বিক্ৰিয়াসমূহৰ প্ৰাৰহা আৰু উপাংশ কিমান, লিখা :

2

Write the number of phases and components of the following reactions :



- (ii) ত্ৰিপাদ বিন্দু কি? ইয়াৰ তাৎপৰ্য লিখা।

2

What is triple point? Write its significance.

UNIT—V

11. যি কোনো দুটা প্রশ্নৰ উত্তৰ কৰিবা : 2½×2=5

Answer any *two* questions :

- (a) কেটাফ'বেছিছ আৰু ইলেক্ট্ৰ'অছম'ছিছৰ সংজ্ঞা লিখা।
Define cataphoresis and electroosmosis.
- (b) দ্ৰাৱকঘৃণী আৰু দ্ৰাৱকপ্ৰেমী ক'লয়ডৰ পাৰ্থক্যসমূহ লিখা।
Write the differences between lyophobic and lyophilic colloids.
- (c) পেপ্ৰটাইজেছন কাক বোলে? এটা উদাহৰণসহ ব্যাখ্যা কৰা।
What is peptization? Explain with one example.

UNIT—VI

12. (a) লেমবাৰ্ট-বিয়ৰ সূত্ৰটো উপপাদন কৰা। 3
Derive Lambert-Beer law.

অথবা / Or

- ফ্লুৰেচেন্স আৰু ফ'সফ'ৰেচেন্সৰ মাজত পাৰ্থক্যসমূহ লিখা।
Distinguish between fluorescence and phosphorescence.
- (b) 8000 Å তৰংগদৈৰ্ঘ্য-বিশিষ্ট ফ'টন এটাৰ শক্তি গণনা কৰা। 2
Calculate the energy of a photon corresponding to the wavelength 8000 Å.

★★★